

## **OPTION-E**

Paper : PHY-RE-5056

(*Nuclear and Particle Physics*)

Full Marks : 80

Time : Three hours

*The figures in the margin indicate full marks for the questions.*

Answer either in English or in Assamese.

1. Answer **any ten** questions of the following :  
 $1 \times 10 = 10$

তলত দিয়া প্রশ্নসমূহৰ যিকোনো দহটা প্রশ্নৰ উত্তৰ দিয়া :

- (a) What is  $\beta$ -decay ?  
বিটা ক্ষয় কি?
- (b) What is Cherenkov radiation ?  
চেরেনক'ভ বিকীরণ কি?
- (c) Which basic force in nature is the strongest ?  
কোনটো প্রাকৃতিক মৌলিক বল সকলোতকৈ শক্তিশালী ?
- (d) What is the mediator particle in nuclear interaction ?  
নিউক্লীয় বিক্রিয়াৰ মধ্যস্থতাকাৰী কণা কি?


- (e) If  $N$  is the total number of neutrons and  $Z$  is the total number of protons, what does  $N = Z$  signify ?

যদি  $N$  মুঠ নিউট্রনৰ সংখ্যা আৰু  $Z$  মুঠ প্ৰটনৰ সংখ্যা হয়,  $N = Z$ -এ কি সূচায় ?

- (f) If the ratio of mass numbers of two nuclei is 8:27, what is the ratio of their radii ?

যদি দুটা নিউক্লিয়াচৰ ভৰ সংখ্যাৰ অনুপাত 8:27 হয়, সিহত্ব ব্যাসাৰ্দ্ধৰ অনুপাত কি হ'ব ?

- (g) Complete the following equation :



তলৰ সমীকৰণটো সম্পূর্ণ কৰা :



- (h) What happens to the mass number and atomic number of an element when it undergoes  $\beta$ -decay ?

কোনো এটা মৌলৰ বিটা ক্ষয় হ'লে, ভৰ সংখ্যা আৰু আণৱিক সংখ্যাৰ কি হয় ?

- (i) What process creates the energy of the sun ?

কি প্ৰক্ৰিয়াই সূৰ্যৰ শক্তি সৃষ্টি কৰে ?

- (j) The following reaction is an example of which type of nuclear reaction ?

তলৰ বিক্ৰিয়াটো কি প্ৰকাৰৰ নিউক্লীয় বিক্ৰিয়া ?



- (k) Why was the existence of neutrino postulated ?

নিউট্ৰিন'ৰ অৱস্থিতি কিয় ধাৰণা কৰা হৈছিল ?

- (l) What is the main drawback of liquid drop model ?

তৰল টোপাল আৰ্দ্ধিৰ প্ৰধান প্ৰতিবন্ধকতা কি ?

- (m) What is energy range of  $\gamma$ -ray ?

গামা ৰশিৰ শক্তি পৰিসৰ কি ?

- (n) What is nuclear fission reaction ?

নিউক্লীয় বিভঙ্গন বিক্ৰিয়া কি ?

- (o) State true **or** false :  
 $\alpha$  particles are high energy photons.

সঁচা-মিছা লিখা :

আলফ কণাসমূহ অতিশক্তিশুক্ত ফটন।

(p) Define radioactivity.

তেজস্ত্বিয়তার সংজ্ঞা দিয়া।

(q) What is nuclear stability ?

নিউক্লীয় স্থিরতা কি?

(r) What is the difference between nuclear fission and fusion ?

নিউক্লীয় বিভঙ্গন আৰু সংযোজনৰ মাজৰ পার্থক্য কি?

2. Answer **any five** :

$2 \times 5 = 10$

যিকোনো পাঁচটাৰ উত্তৰ দিয়া :

(a) Explain nuclear fusion reaction with example.

নিউক্লীয় সংযোজন বিক্ৰিয়া উদাহৰণসহ ব্যাখ্যা কৰা।

(b) What is nuclear chain reaction ?

নিউক্লীয় শৃংখল বিক্ৰিয়া কি?

(c) Describe briefly, what determines stability of nucleus ?

নিউক্লিয়াচৰ সুস্থিরতা কিহে নিৰ্বপণ কৰে চমুকৈ ব্যাখ্যা কৰা।

(d) Explain what is  $\beta$ -decay.

বিটা ক্ষয় কি ব্যাখ্যা কৰা।

(e) Draw variation of binding energy with mass number.

ভৰ সংখ্যাৰ লগতে বন্ধন শক্তিৰ তাৰতম্য আঁকা।

(f) What is Compton scattering ?

কম্পটন প্ৰকীৰ্ণ কি?

(g) Describe how electron capture occurs.

ইলেকট্ৰন পৰিগ্ৰহ কি বৰ্ণনা কৰা।

(h) What is photo-electric effect ?

প্ৰকাশবিদ্যুৎ প্ৰভাৱ কি?

(i) Discuss effect of magic number on nuclear stability.

নিউক্লীয় সুস্থিরতাৰ ওপৰত জাদুকৰী সংখ্যাৰ প্ৰভাৱ আলোচনা কৰা।

(j) Mass defect of an atom is  $0.137 \text{ amu}$ .  
Find its binding energy.

এটা পৰমাণুৰ ভৰ বিসংগতি  $0.137 \text{ amu}$ . ইয়াৰ বন্ধন শক্তি নিৰ্ণয় কৰা।

3. Answer **any four** questions :  $5 \times 4 = 20$

যিকোনো চারিটা প্রশ্নের উত্তর দিয়া :

- (a) Describe neutron interaction with matter.

নিউট্রনের পদার্থের সৈতে হোৱা ক্রিয়া বর্ণনা কৰা।

- (b) Describe liquid drop model of nucleus.

নিউক্লিয়াসৰ তৰল টোপাল আহি বর্ণনা কৰা।

- (c) Describe the working principle of ionization chamber.

আয়নীকক্ষৰ কাৰ্য্যপ্ৰণালী বর্ণনা কৰা।

- (d) Explain the working principle of neutron detector.

নিউট্রন সংসূচকৰ কাৰ্য্যপ্ৰণালী বর্ণনা কৰা।

- (e) Describe the types of nuclear reaction with example.

নিউক্লীয় সমীকৰণৰ প্ৰকাৰসমূহ উদাহৰণ দৰ্শাই বর্ণনা কৰা।

- (f) Describe how particle can be accelerated using Van de Graaff generator.

ভান-ডে-গ্রাফ জেনেৰেটৰৰ সহায়ত কৰা কিদৰে ত্ৰুটি কৰিব পাৰি বৰ্ণনা কৰা।

- (g) What is  $\alpha$ -decay ? Describe the basics of  $\alpha$ -decay.

আলফা ক্ষয় কি? আলফা ক্ষয়ৰ মূলতত্ত্ব বৰ্ণনা কৰা।

- (h) What is neutrino hypothesis ? Describe it.

নিউট্ৰন পৰিকল্পনা কি? ইয়াক বৰ্ণনা কৰা।

4. Answer **any four** questions :  $10 \times 4 = 40$

যিকোনো চারিটা প্রশ্নের উত্তর দিয়া :

- (a) Derive Bethe-Bloch formula for energy lost by charged particle due to ionization.

আয়নীকৰণৰ বাবে হোৱা আবেশিত কণাৰ শক্তিক্ষয়ৰ  
বেথে-ব্লক সূত্ৰটো উলিওৱা।

- (b) Describe Rutherford's alpha particle scattering experiment and find an expression for Rutherford's scattering formula.

4+6=10

বাদারফ'র্ডের আলফা কণা প্রকীর্ণ প্রয়োগ বর্ণনা করা আৰু বাদারফ'র্ডের প্রকীর্ণ সূত্রটোৱে প্ৰকাশৰাশি উলিওৱা।

- (c) Describe the constituents of nucleus and their intrinsic properties. Find an expression for nuclear density.

5+5=10

নিউক্লিয়াছৰ সংঘটকসমূহ আৰু সিহত্ব গুণ বর্ণনা কৰা।  
নিউক্লীয় ঘনত্বৰ প্ৰকাশৰাশি উলিওৱা।

- (d) Describe how evidence of nuclear shell structure was obtained. What are nuclear magic numbers ? Describe the properties of nuclear force.

4+3+3=10

নিউক্লীয় খোল আৰ্হিৰ উমান কিদৰে পোৱা গৈছিল?  
জাদুকৰী সংখ্যাসমূহ কি? নিউক্লীয় বলৰ বৈশিষ্ট্যসমূহ  
লিখা।

- (e) Find an expression for Geiger-Nuttal law of radioactivity. Write a short note on  $\beta$ -decay.

5+5=10

তেজস্ত্রিয়তাৰ গাইগাৰ-নাটাল সূত্রটো লিখা। বিটা ক্ষয়ৰ  
ওপৰত এটা চমু টোকা লিখা।

- (f) Describe conservation laws for nuclear reaction. What are Q-value and reaction cross-section of nuclear reaction ? Briefly describe the concept of compound and direct reaction.

4+1+1+2+2=10

নিউক্লীয় বিক্রিয়াৰ শক্তি সংৰক্ষণশীলতাৰ সূত্ৰসমূহ বৰ্ণনা  
কৰা। নিউক্লীয় বিক্রিয়াৰ Q-মান আৰু অনুপস্থি প্ৰস্থচ্ছেদ  
কি? যৌগ আৰু প্ৰত্যক্ষ বিক্রিয়াৰ বিষয়বস্তু চমুকৈ বৰ্ণনা  
কৰা।

- (g) Describe the working principle of proton synchrotron. Differentiate proton synchrotron from cyclotron.

6+4=10

প্ৰট'ন চিনক্রট'নৰ কাৰ্য্যপ্ৰণালী বৰ্ণনা কৰা। প্ৰট'ন চিনক্রট'ন  
আৰু চাইক্লট'নৰ মাজৰ পাৰ্থক্য দেখুওৱা।

- (h) Describe the types of particles and their families. State and explain conservation laws of particles.  $6+4=10$

কণার প্রকার আৰু ইয়াৰ পৰিয়াল বৰ্ণনা কৰা। কণার সংৰক্ষণশীলতাৰ সূত্ৰসমূহ লিখা আৰু ব্যাখ্যা কৰা।

- (i) Describe how Geiger-Muller counter is used for detection of charged particle.

Describe its advantages and disadvantages. Describe its difference with ionization chamber.  $5+3+2=10$

গাইগাৰ-মূলাৰ গাণনিক কিন্দৰে আহিত কণা নিৰূপণৰ বাবে ব্যবহাৰ কৰা হয় বৰ্ণনা কৰা। ইয়াৰ লাভ আৰু হানি বৰ্ণনা কৰা। আয়নীয় কক্ষৰ লগত ইয়াৰ পাৰ্থক্য বৰ্ণনা কৰা।

- (j) What are quarks ? Mention the types of quarks and their properties. Define parity, baryon number, Lepton number, Isospin and strangeness for elementary particles.  $1+4+5=10$

কোৱাক কি? কোৱাক'ৰ প্ৰকাৰ আৰু বৈশিষ্ট্য উল্লেখ কৰা। প্ৰাথমিক কণাৰ সমানতা, বেৰিয়ন সংখ্যা, লেপটন সংখ্যা, সমভাৱিক প্ৰচক্ৰণ' আৰু বিচ্ছিন্নতা'ৰ সংজ্ঞা দিয়া।

---